

Бхартрихари
Сто строф о любви
भर्तृहरिकृतं शतकत्रयम् । शङ्खारशतकम्

śṛṅgāra *m* - любовь;

मञ्जलम्

शम्भुस्वयम्भुहरयो हरिणेक्षणानां
येनाक्रियन्त सततं गृहकुम्भदासाः ।
वाचामगोचरचरित्रविचित्रिताय
तस्मै नमो भगवते मकरध्वजाय ॥ १ ॥ (vasantatilakā)

śambhu - сердобольный, эпитет Шивы;

svayaṁbhū - Самосущий, эпитет Брахмы;

hariṇa *m* - лань, газель, антилопа;

īkṣaṇa *n* - взор, взгляд; глаз;

kumbha *m* - кувшин, горшок;

agocara - недоступный, недосягаемый;

carittra *n* - действие, деятельность;

vicitrita – разноцветный, удивительный;

makaradhvaja *m* – с макарой на знамени, бог любви *Kama*;

स्त्रीप्रशंसा

स्मितेन भावेन च लज्जया भिया
पराञ्जुरवैरर्घकटाक्षवीक्षणैः ।
वचोभिरीर्ष्याकलहेन लीलया
समस्तभावैः खलु बन्धनं स्त्रियः ॥ २ ॥ (vamśastha)

smita - *n* улыбка;

lajjā *f* – стыдливость;

bhī *f* – страх, боязнь ч.-л.;

paraṁmukha - отвернувшийся;

kaṭākṣa *m* - влюбленный взгляд, кокетливая стрельба глазами;

vīkṣaṇa *n* - взор, взгляд; глаз;

īrṣyā *f* - зависть; ревность;

līlā *f* - игра; шутка;

samasta – связанный, соединенный; весь, целый;

भ्रूचातुर्यात्कुञ्चिताक्षाः कटाक्षाः
स्त्रिग्धा वाचो लज्जितान्ताश्च हासाः ।
लीलामन्दं प्रस्थितं च स्थितं च
स्त्रीणामेतद्भूषणं चायुधं च ॥ ३ ॥ (śalinī)

bhrū *f* - бровь;

cāturya *n* – искусность, ловкость; обаяние, привлекательность;
kuñcita – кривой, изогнутый, завитой;
snigdha - нежный, любящий, ласковый, мягкий;
hāsa *m* - смех; шутка;
manda - медленный;
bhūṣana *n* - украшение;
āyudha *n* - оружие;

कचित्सभूमङ्गैः कचिदपि च लज्जापरिगतैः
कचिद्दूरित्रस्तैः कचिदपि च लीलाविलसितैः ।
कुमारीणामेतैर्मदनसुभग्नैर्त्रवलितैः
सुरनीलाङ्गानां प्रकरपरिकीर्णा इव दिशः ॥ ४ ॥ (śikhariṇī)

bhrūbhāṅga *n* - нахмуренные брови;
bhūrī - многочисленный, большой, богатый;
līlā *f* - игра; шутка;
vṛtras I P. - дрожать, бояться, трястись;
viśvas I P. - сиять, сверкать;
madana *m* - любовь, бог любви Кама;
subhaga - сладостный, счастливый, прекрасный, любимый;
valita – повёрнутый в чью-либо сторону; окруженный, сопровождаемый;
vṛṣphur VI P. - бросать; вскакивать, прыгать; волноваться, дрожать; сверкать, блестеть;
abja *n* – лотос;
prakara *m* - масса, изобилие;
pravṛkar P. VI - рассыпать, разбрасывать;

वक्रं चन्द्रविकासि पङ्कजपरीहासक्षमे लोचने
वर्णः स्वर्णमपाकरिष्णुरलिनीजिष्णुः कचानां चयः ।
वक्षोजाविभकुम्भविभ्रमहरौ गुर्वी नितम्बरथली
वाचां हारि च मार्दवं युवतीषु स्वाभाविकं मण्डनम् ॥ ५ ॥ (śārdūlavikrīḍita)

vikāsin – раскрывающийся, распустившийся, цветущий; открытый; сияющий;
parīhāsa *m* – шутка, осмеяние;
kṣama - терпеливый, терпимый; сносный, возможный, способный;
varṇa *m* – цвет, цвет лица; покров;
svarṇa *n* – золото;
apākariṣṇu – превзошедший;
alinī *f* – большая черная пчела, рой пчел;
jiṣṇu – победивший, преодолевший, превзошедший;
kaca *m* – волосы;
caya *m* – куча, груда; большое количество, множество;
vakṣoja *m* – женская грудь;
ibha *m* – слон;
kumbha *m* – кувшин, горшок, выпуклости на голове слона или крокодила;
vibhrama *m* – шаткость, непостоянство; красота; игривость, кокетство;
nitamba *m* – ягодица; склон (горы)
sthali *f* - воззвышенность; земля;
hārin - берущий, захватывающий;
mārdava *m* – мягкость, нежность;
svābhāvika – естественный, природный;

maṇḍana *n* - украшение, убор, наряд;

स्मितं किंचिन्मुग्धं सरलतरलो दृष्टिविभवः
परिस्पन्दो वाचामभिनवविलासोक्तिसरसः ।
गतानामरम्भः किसलयितलीलापरिकरः
स्पृशन्त्यास्तारुण्यं किमिव न हि रम्यं मृगदशः ॥ ६ ॥ (śikhariṇī)

mugdha (*p.p. om √muh*) - глупый, заблудший, неопытный, наивный, невинный; mugdhā *f* – (*о юной женщинае*) прелестная, очаровательная;

vibhava *m* – власть, сила, могущество;

sarala – искренний, честный;

tarala – дрожащий, шаткий;

parispanda *m* – движение;

vilāsa *m* – игра, шутка, привлекательность;

sarasa - свежий, новый, сильный, красивый, преисполненный любви, радостный;

kisalayita – украшенный почками и молодыми побегами;

parikara *m* – множество, большое количество;

tāruṇya *n* – юность, молодость;

द्रष्टव्येषु किमुत्तमं मृगदशः प्रेमप्रसन्नं मुखं
ग्रातवेष्वपि किं तदास्यपवनः श्रव्येषु किं तद्वचः ।
किं स्वाद्येषु तदोषपल्लवरसः स्पृश्येषु किं तद्वपुर्
ध्येयं किं नवयोवने सहृदयैः सर्वत्र तद्विभ्रमाः ॥ ७ ॥ (śārdūlavikrīḍita)

preman *m, n* - дружба, любовь;

√ghrā P. III - обонять, нюхать;

√svad I Ā. – лакомиться;

oṣṭha *m* - губа, верхняя губа;

pallava *m, n* - отпрыск, ветвь; почка, бутон;

sahṛdaya – сердечный, отзывчивый, искренний, разумный;

एताश्वलद्वलयसंहतिमेखलोत्थ-
झङ्कारनूपुरपराजितराजहंस्यः ।
कुर्वन्ति कस्य न मनो विवशं तरुण्यो
वित्रस्तमुग्धहरिणीसदशैः कटाक्षैः ॥ ८ ॥ (vasantatilakā)

valaya *m, n* - браслет;

saṁhati *f* – масса, связь, соединение;

jhaṅkāra *m* – звон, шум, гул;

nūpura *m, n* – женский ножной браслет с колокольчиками;

rājahamṣa *m* - вид фламинго или лебедя;

कुङ्गमपङ्गकलङ्कितदेहा गौरपयोधरकम्पितहारा ।
नूपुरहंसरणत्पदपद्मा कं न वशीकुरुते भुवि रामा ॥ ९ ॥ (dodhaka)

kuṅkumapaṅga *m* – шафран;

kalaṅkita – запятнанный, испачканный; окрашенный;

payodhara *m* - женская грудь;
hāra *m* – нить жемчуга;
√raṇ I P. – звучать, идти, радоваться;
rāmā *f* – прелестная, очаровательная женщина; красавица, возлюбленная;

नूनं हि ते कविवरा विपरीतवाचो
ये नित्यमाहुरबला इति कामिनीस्ताः ।
याभिर्विलोलितरतारकदृष्टिपातैः
शक्रादयोऽपि विजितास्त्वबलाः कथं ताः ॥ १० ॥ (vasantatilakā)

viparīta – перевёрнуты, превратный, противоположный;
kāminī *f* – возлюбленная, девушка, женщина;
vilola – трепещущий, движущийся; дрожащий;
tāraka *n* - зрачок;
drṣṭipāta *m* - мимолетный взгляд;

नूनमाज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः ।
यतस्तन्नेत्रसञ्चारसूचितेषु प्रवर्तते ॥ ११ ॥ (śloka)

ājñā *f* – приказ;
sāmcāra *m* – движение;
sūcita – обозначенный, указанный;

केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने
अन्तर्वक्रमपि स्वभावशुचिभीः कीर्ण द्विजानां गणैः ।
मुक्तानां सतताधिवाससूचिरौ वक्षोजकुम्भाविमावित्थं
तन्वि वपुः प्रशान्तमपि ते रागं करोत्येव नः ॥ १२ ॥ (śārdūlavikṛīdita)

śruti *f* - слух, ухо; слушание; учение; предание, священный текст, священное изречение, шрути (ведийские тексты);

pāra - переправляющий; *m, n* противоположный берег; конец, граница;
dvija (dvi-ja) - дважды рожденный; *m* человек, принадлежащий к одной из трех высших каст; брахман; птица; постоянный зуб;
kīrṇa (р.п. *om √kṛī*) - усыпанный, рассыпанный; полный, наполненный, скрытый;
muktā *f* – жемчужина;
adhibhāsa *m* - житель, жилище;
adhibhāsa *m* - верхняя одежда, накидка;

मुग्धे धानुष्कृता केयमपूर्वा त्वयि दृश्यते ।
यया विघ्वसि चेतांसि गुणैरेव न सायकैः ॥ १३ ॥ (śloka)

dhanuṣkatā *f* – искусство стрельбы из лука;
√vyadh (IV P. vidhyati) - протыкать, пронзать, повреждать, ранить;
cetas *n* - ум, душа, сердце;
guṇa *m* - качество, свойство; добродетель, достоинство; тетива;
sāyaka - пригодный для метания; *m, n* стрела, снаряд;

सति प्रदीपे सत्यगौ सत्सु तारारवीन्दुषु ।

विना मे मृगशावाक्ष्या तमोभूतमिदं जगत् ॥ १४ ॥ (śloka)

pradīpa *m* – светильник;

tāra *m* - звезда;

indu *m* - капля (*особенно сомы*), луна;

śāva *m* - детёныш;

उद्भृतः स्तनभार एष तरले नेत्रे चले भ्रूलते
रागाधिष्ठितमौषपल्लवमिदं कुर्वन्तु नाम व्यथाम् ।
सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयं
मध्यस्थापि करोति तापमधिकं रोमवली केन सा ॥ १५ ॥ (śārdūlavikṛīḍita)

udbhṝta – выступающий;

stana *m* - женская грудь;

vyathā *f* – волнение;

mālikā *f* - гирлянда, венок, количество;

tāpa *m* – жар, страдание;

valī *f* – складка, морщина;

मुखेन चन्द्रकान्तेन महानीलैः शिरोरुहैः ।
कराभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ १६ ॥ (śloka)

candrakānta *m* - лунный камень;

mahānīla – темно-синий, темный; *m* сапфир;

śiroruha *m* – волосы на голове;

padmarāga *m* – рубин;

√raj I, IV U. – быть окрашенным, пылать; любить, быть удовлетворенным;

गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता ।
शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥ १७ ॥ (śloka)

bhāsvant - блестящий, светящийся; *m* солнце;

graha - хватающий, берущий; *m* хищник; планета;

तस्याः स्तनौ यदि घनौ जघनं च हारि
वक्रं च चारु तव चित्त किमाकुलत्वम् ।
पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा
पुण्यैर्विना न हि भवन्ति समीहितार्थाः ॥ १८ ॥ (vasantatilakā)

ghana – твердый, крепкий, плотный, густой; *m* толпа, масса, груда; туча;

jaghana *m* – задняя, часть, бёдра;

hārin – захватывающий, привлекательный, прекрасный;

ākulatva *n* – смущение, смятение;

vāñchā *f* - страстное желание, стремление (+Loc., Gen.)

samīhita *n* – желание;

इमे तारुण्यश्रीनवपरिमलाः प्रौढसुरत-
प्रतापप्रारम्भाः स्मरविजयदानप्रतिभुवः ।

चिरं चेतश्चोरा अभिनवविकारैकगुरवो

विलासव्यापाराः किमपि विजयन्ते मृगदृशां ॥ १९ ॥ (śikhariṇī)

parimala *m* – аромат, благоухание;
prauḍha – созревший;
surata *n* – любовная связь, соитие; наслаждение, удовольствие;
smara *m* – эпитет бога Камы;
pratibhū *m* – уверенность; порука, поручитель;
cora *m* – вор;
vikāra *m* – изменение, повреждение, возбуждение;
vyāpāra *m* – занятие, действие;

प्रणयमधुराः प्रेमोद्गारा रसाश्रयतां गताः

भणितिमधुरा मुग्धप्रायाः प्रकाशितसंमदाः ।

प्रकृतिसुभगा विस्तम्भाद्राः स्मरोदयदायिनो

रहसि किमपि स्वैरालापा हरन्ति मृगीदृशाम् ॥ २० ॥ (hariṇī)

prāṇaya *m* - расположение, любовь, доверие, близость;
udgāra *m* – прилив, поток;
prāya *m* – выступление, уход; изобилие, большинство;
bhāṣiti *f* – речь;
saṃmada *m* – радость;
viśrambha (*или visrambha*) *m* - доверие, доверчивость;
svaīga - свободный, непринужденный;
älapa *m* – разговор;
rahas *n* - уединение, уединенное место; *Acc. Loc. adv.* наедине, тайно, втайне, исподтишка;

संभोगवर्णनम्

विश्रम्य विश्रम्य वन्दुमाणां छायासु तन्वी विच्चार काच्चित् ।

स्तनोत्तरीयेण करोद्घृतेन निवारयन्ती शशिनो मयूखान् ॥ २१ ॥ (upajāti)

viśram IV Р. - переставать, останавливаться, отдыхать;
druma *m* - дерево (растение);
uttarāgya *n* – верхняя одежда; покрывало;
mayūkha *m, n* – луч;

अदर्शने दर्शनमात्रकामा दृष्ट्वा परिष्वज्जसुखैकलोला ।

आलिङ्गितायां पुनरायताक्ष्यामाशास्महे विघ्रहयोरभेदम् ॥ २२ ॥ (upajāti)

pariṣvaṅga *m* – обятие, прикосновение;
lola - колеблющийся, нетвердый, жадный;
vāliṅgaya *den* Р. - обнимать;
āyata (*p.p. от āvayam*) - продолговатый, вытянутый;
āvśas II Ā. – желать, надеяться, ждать;
vighraha *m* – тело;

मालती शिरसि जृम्भणं मुखे चन्दनं वपुषि कुङ्कुमाविलं ।

वक्षसि प्रियतमा मदालसा स्वर्ग एष परिशिष्ट आगमः ॥ २३ ॥ (rathoddhatā)

mālatī *f* – жасмин;

jṛmbhaṇa *n* – приоткрывание, распускание (почек), цветение;

kūṇkuma *m* – шафран;

āvila – мутный, тусклый; смешанный с ч.-л.

alasa – вялый, ленивый, медлительный;

pariśiṣṭa *n* – добавление, дополнение, приложение;

āgama *m* – знание, изучение шастр;

प्राञ्जा मेति मनागनागतरसं जाताभिलाषां ततः

सवीडं तदनु श्लथोद्यममथ प्रघस्तधैर्य पुनः ।

प्रेमाद्र्दं स्पृहणीयनिर्भररहः क्रीडाप्रगल्भं ततो

निःसङ्घाङ्गविकर्षणाधिकसुखरस्यं कुलस्वीरतं ॥ २४ ॥ (sārdūlavikrīḍita)

prāṅk - *adv.* прежде, раньше;

manāk *adv.* - немного, только, едва;

abhilāṣa *m* – желание;

vriḍā *f* - стыдливость, стыд;

tadanu *adv.* – затем, потом;

ślatha - слабый; шаткий, неутойчивый;

udyama *m* - усилие, старание;

pradhvasta - исчезнувший, уничтоженный, прошедший;

dhaiṣuga *n* - стойкость; приличие;

ārdra - мокрый, влажный, нежный;

√sparh X U. – стремиться, желать;

nirbhara - сильный, крепкий;

rahas *n* - уединение, уединенное место;

pragalbha – уверенный, смелый, беззастенчивый;

niḥsaṅga - беспрепятственный, свободно движущийся;

vikarṣaṇa *n* - растягивание, натягивание, расширение;

उरसि निपतितानां स्सतधम्मिल्लकानं

मुकुलितनयनानां किञ्चिदुन्मीलितानाम् ।

उपरि सुरतरवेदस्विन्नगण्डस्थलानाम्

अधरमधु वधूनां भाग्यवन्तः पिबन्ति ॥ २५ ॥ (mālinī)

srasta – упавший;

dhammilla(ka) *m* – уложенная вокруг головы кося;

mukulita - закрытый, не распустившийся (*о цветке*);

unmīlita – открытый;

kheda *m* - утомление, усталость;

svinna – потный;

gaṇḍasthala *n* – щека;

आमीलितनयनानां यः सुरतरसोऽनुसंविदं भाति ।

मिथुनैर्मिथोऽवधारितमवितथमिदमेव कामनिर्वहणम् ॥ २६ ॥ (gīti)

āmīlita – закрытый;

anusaṁvid II P. - знать вместе с к.-л., знать вследствие ч.-л.

√bhā II P. - светить, появляться, быть, иметь место;
mithuna *n* – сонтие;
mithas *adv.* - взаимно, совместно, между собою, взаимно, друг другу;
avadhārita – известный, определенный;
nirvahaṇa *n* – исход, конец; финал, развязка (в драме);

इदमनुचितमक्रमश्च पुंसां
यदिह जरास्वपि मन्मथा विकाराः ।
तदपि च न कृतं नितम्बिनीनां
स्तनपतनावधि जीवितं रतं वा ॥ २७ ॥ (puṣpitāgrā)

anucita – непривычный, неподходящий;
krama *m* - шаг, движение; порядок, последовательность;
manmatha *m* - *nom pr.* бог любви Кама, Волнующий душу; любовь;
vikāra *m* – изменение, перемена, болезнь; возбуждение;
nitambinī *f* – прекраснобёдрая;

अनन्तरं यौवनप्रसङ्गः
anantaram *adv.* – сейчас, непосредственно за;
prasaṅga *m* – связь, взаимосвязь, случай, возможность; приверженность, склонность;

राजस्तुष्णाम्बुराशेन हि जगति गतः कश्चिदेवावसानं
को वार्थोऽर्थैः प्रभूतैः स्ववपुषि गलिते यौवने सानुरागे ।
गच्छामः सद्ग तवद्विकसितनयनेन्दीवरालोकिनीनाम्
आकम्याकम्य रूपं झटिति न जरया लुप्यते प्रेयसीनाम् ॥ २८ ॥ (sragdharā)

amburāśi *m* – море, океан;
avasāna *n* – конец, отдых, смерть;
√gal I P. - проходить, исчезать, погибать;
vikasita – расцветший, открытый;
indīvara *m, n* – цветок синего лотоса; *m* пчела;
jhaṭīti *adv.* – сразу, сию минуту, не мешкая;

रागस्यागारमेकं नरकशतमहादुःखसम्पासिहेतुर्
मोहस्योत्पत्तिबीजं जलधरपटलं ज्ञानताराधिपस्य ।
कन्दर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषप्रबन्धं
लोकेऽस्मिन्न ह्यर्थव्रजकुलभवनं यौवनादन्यदस्ति ॥ २९ ॥ (sragdharā)

āgāra *n* - жилище, дом;
paṭala *n* - оболочка, покров, покрывало;
tārādhīpa *m* – луна (букв. владыка звезд)
kandarpa *m* – бог любви Кама;
prakaṭīta – объявленный, провозглашенный; ясный;
spaṣṭa - явный, очевидный; ясный, понятный;

शृङ्गारदुमनीरदे प्रसृमरक्रीडारसमोत्तसि

प्रद्युम्नप्रियवान्ध्वे चतुरवाङ्मुक्ताफलोदन्वति ।

तन्वीनेत्रचकोरपार्वणविघौ सौभाग्यलक्ष्मीनिघौ

धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥ ३० ॥ (śārdūlavikrīḍita)

nīrada *m* – туча (дающая воду);

prasṛmara – текущий вперед;

pradyumna *m* - любовь, эпитет бога Камы;

muktāphala *n* – жемчужина;

udanvant *m* – океан (букв. наполненный водой);

nidhi *m* – сокровище, клад; хранилище;

cakora *m* – греческая куропатка, якобы питающаяся лучами месяца;

pārvatā – относящийся к сменам фаз луны, относящийся к делению времени, прибывающий (о луне);

vikriyā *f* - изменение, ухудшение, болезнь, волнение;

अनन्तरं स्त्रीणां परित्यागप्रसङ्गः

संसारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवाकलङ्क-

व्यासङ्गव्यस्तधैर्यं कथममलधियो मानसं संविदध्युः ।

यद्येताः प्रोद्यदिन्दुद्युतिनिचयभृतो न स्युरम्भोजनेत्राः

प्रेष्ट्वत्काश्चीकलापाः स्तनभरविनमन्मध्यमाजस्तरुण्यः ॥ ३१ ॥ (sragdharā)

asāra - непригодный, неценный;

kalaṅka *m* – пятно позора;

vyāsaṅga *m* – привязанность, склонность;

samvīñdhā III U. – определять, устанавливать, располагать;

mānasāmṛ̥ samvīñdhā - быть спокойным, быть в хорошем расположении духа;

prodvī (pra-udvī) II P – восходить, подниматься;

preñkh (pravīñkh) I U. – дрожать, колебаться;

kāñcīkalāpa – пояс, украшенный орнаментом или колокольчиками;

सिद्धाध्यासितकन्दरे हरवृष्टस्कन्धावरुणद्रुमे

गङ्गाधौतशिलातले हिमवतः स्थाने स्थिते श्रेयसि ।

कः कुर्वीत शिरः प्रणाममलिनं म्लानं मनस्वी जनो

यद्वित्रस्तकुरङ्गशावनयना न स्युः स्मराञ्छं स्त्रियः ॥ ३२ ॥ (śārdūlavikrīḍita)

adhyāsita – населенный;

kandara *n* – пещера;

avarugṇa (p.p. om avañguj) – обломанный;

dhauta – очищенный, омытый;

malin – грязный, темный; *n* низость, подлость;

mlāna - увядший, склоненный;

kuraṅga *m* – антилопа;

astra *n, m* – оружие;

संसार तव पर्यन्तपदवी न दवीयसी ।

अन्तरा दुस्तरा न स्युर्यदि ते मदिरेक्षणाः ॥ ३३ ॥ (sloka)

paryanta *m* - граница, край, предел;
padavī *f* – путь, дорога;
antarā *adv.* - посередине, между; по пути, иногда, временами;
madira – опьяняющий, чарующий;

पक्षद्वयनिरूपणम्

nirūpaṇa – определяющий ч.-л., *n* определение ч.-л., трактовка, внешний вид, образ;

दिश वनहरिणीभ्यो वंशकाण्डच्छवीनां
कवलमुपलकोटिच्छन्नमूलं कुशानाम् ।
शक्युवतिकपोलापाण्डुताम्बूलवल्ली-
दलमरुणनखाग्रैः पाटितं वा वधूभ्यः ॥ ३४ ॥ (mālinī)

vamśa *m* - бамбук;
kāṇḍa *m, n* – часть, раздел; стебель, соломинка;
chavi *f* – кожа, шкура; блеск, красота;
kavala *m* - глоток, кусок;
śaka *m* - скиф;
tāmbūla *n* – бетель;

असाराः सर्वे ते विरतिविरसाः पापविषया
जुगुप्स्यन्तां यद्वा ननु सकलदोषास्पदमिति ।
तथाप्येतद्दूमो नहि परहितात्पुण्यमधिकं
न चास्मिन्संसारे कुवलयदशो रम्यमपरम् ॥ ३५ ॥ (śikharinī)

virati *f* - остановка, конец, прекращение;
jugupsya - более внушающий отвращение, чем ч.-л.;
āspada *n* – вместилище, местопребывание;
kuvalaya *n* – голубая водяная лилия;

मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमिदं वदन्तु ।
सेव्या नितम्बाः किमु भूघराणामुत स्मरस्मेरविलासिनीनां ॥ ३६ ॥ (upajāti)

mātsarya *n* - зависть, ревность, недовольство;
utvāsāraya *caus.* – отбрасывать, устранять;
vivicāraya *caus.* – размышлять, обдумывать;
samaryādam *adv.* – точно, решительно;
bhūdhara *m* – гора;
smera - улыбающийся, цветущий, полный ч.-л.;
vilāsin – влюбленный; *m* – любовник, супруг;

संसारे स्वप्नसारे परिणतिरले द्वे गती पण्डितानां
तत्त्वज्ञानामृताम्भः पूर्वलिलितधियां यातु कालः कथञ्चित् ।
नो चेन्मुग्धाङ्गनानां स्तनजघनघनाभोगसम्भोगिनीनां
स्थूलोपस्थस्थलीषु स्थगितकरतलस्पर्शलीलोद्यमानाम् ॥ ३७ ॥ (sragdharā)

sāra *m* – бег, хождение, путь;
parīpati *f* - сгибание; превращение, видоизменение; конец, завершение;
upastha *m* - лоно, половые органы;
ābhoga *m* – изгиб, окружность, объем, полнота;
sthalī *f* – возвышенность; земля;
sthagita – скрытый, спрятанный;

आवासः क्रियतां गाङ्गे पापहारिणि वारिणि ।

स्तनद्वये तरुण्या वा मनोहारिणि हारिणि ॥ ३८ ॥ (śloka)

āvāsa *m* – жилище, местопребывание;

किमिह बहुभिरुक्तेर्युक्तिशूल्यैः प्रलापैर्

द्वयमिह पुरुषाणां सर्वदा सेवनीयं ।

अभिनवमदलीलालालसं सुन्दरीणां

स्तनभरपरिखिन्नं यौवनं वा वनं वा ॥ ३९ ॥ (mālinī)

lālāsa – требующий, жаждущий ч.-л. (+Loc.); потребность в ч.-л., приверженность ч.-л. (+Loc.);
parīkhid IV P., (р.п. parikhinna) – изнурять, подавлять;

सत्यं जना वच्चिम न पक्षपाताल्लोकेषु सप्तस्वपि तथ्यं एतत् ।

नान्यन्मनोहारि नितम्बिनीभ्यो दुःखैकहेतुर्न च कश्चिदन्यः ॥ ४० ॥ (indravajrā)

pakṣapāta *m* – полёт, приверженность ч.-л.;

कामिनीगर्हणम्

garhaṇa *n* – упрёк, порицание;

कान्तेत्युत्पल्लोचनेति विपुलश्रोणीभरेत्युन्नमत्

पीनोच्चुङ्गपयोधरेति समुखाभ्योजेति सुशूरिति ।

दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि

प्रत्यक्षाशुचिभस्त्रिकां स्त्रियमहो मोहस्य दुश्चेष्टितम् ॥ ४१ ॥ (śārdūlavikrīḍita)

śroṇī *f* – бедро;

bhastrikā *f* – мешочек, кошелёк;

स्मृता भवति तापाय दृष्टा चोन्मादकारिणी ।

स्पृष्टा भवति मोहाय सा नाम दयिता कथम् ॥ ४२ ॥ (śloka)

dayitā *f* – женщина, жена (от dayā – сочувствие, сострадание, жалость);

तावदेवामृतमयी यावल्लोचनगोचरा ।

चक्षुष्पथादतीता तु विषादप्यतिरिच्यते ॥ ४३ ॥ (śloka)

नामृतं न विषं किञ्चिदेतां मुत्त्वा नितम्बिनीम् ।
सैवामृतलता रक्ता विरक्ता विषवल्लरी ॥ ४४ ॥ (sloka)

vallarī *f*- ползучее растение, лиана;

आवर्तः संशयानामविनयभुवनं पट्टणं साहसानं
दोषाणां सञ्चिधानं कपटशतमयं क्षेत्रमप्रत्ययानाम् ।
स्वर्गद्वारस्य विघ्नो नरकपुरमुखं सर्वमायाकरणं
स्त्रीयन्नं केन सृष्टं विषममृतमयं प्राणिलोकस्य पाशः ॥ ४५ ॥ (sragdharā)

āvarta *m* – вращение, круговорот, водоворот;

pañṭana *n* – город;

sāhasa *n* – сила, отвага, грабёж; опрометчивый поступок;

karaṇa *n, m* – обман, мошенничество, коварство, хитрость;

karaṇḍa *n* – ящичек, коробка;

नो सत्येन मृगाङ्कं एष वदनीभूतो न चेन्दीवर-
द्वन्द्वं लोचनतां गतं न कनकैरप्यङ्गयष्टिः कृता ।
किन्त्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि
त्वज्जांसास्थिमयं वपुमृगदशां मन्दो जनः सेवते ॥ ४६ ॥ (śārdūlavikrīḍita)

mṛgāṅka *m* – луна;

yaṣṭi *f* – палка, стебель, нить жемчуга; (*в составе сл. слов*) длинный, гибкий тонкий;
pratārita – обманутый;

लीलावतीनां सहजा विलासास्त एव मूढस्य हृदि सुरन्ति ।
रागो नलिन्या हि निसर्गासिद्धस्तत्र भ्रमत्वेव वृथा षडङ्गिः ॥ ४७ ॥ (indravajrā)

sahaja – природный, естественный, врожденный;

rāga *m* – окраска, краснота; любовь, страсть;

nalini *f* – цветок лотоса;

vṛ̥thā *adv.* - напрасно, тщетно, зря;

saḍaṅghri *m* – пчела;

यदेतत्पूर्णन्दुद्युतिहरमुदाराकृतिघरं
मुखाङ्गं तन्वज्ञाः किल वसति यत्राधरमधु ।
इदं तत्किं पाकद्वमफलमिदानीमतिरसं
व्यतीतेऽस्मिन्काले विषमिव भविष्यत्यसुखदम् ॥ ४८ ॥ (śikhariṇī)

udāra *m* - возвышенный, благородный, прекрасный, прелестный;

ākṛti *f* - вид, осанка, стан;

madhu - сладкий; приятный; *n* мёд; нектар, сома; первый весенний месяц *madhu*;

उन्नीलत्तिवलीतरङ्गनिलया प्रोत्तुङ्गपीनस्तन-

द्वन्द्वेनोद्भूतचक्रवाकयुगला वक्राम्बुजोद्भासिनी ।
कान्ताकारधरा नदीयमभितः क्रूरात्र नापेक्षते
संसारार्णवमज्जनं यदि तदा दूरेण संत्यज्यताम् ॥ ४९ ॥ (śārdūlavikṛīḍita)

unvīmīl I P. – открыть глаза, появиться, показать;
trivalī – три складки (над пупком у женщины, один из символов женской красоты);
taraṅga m – волна;
prottuṅga – очень высокий, поднятый;

जत्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः ।
हृदतं चिन्तयन्त्यन्यं प्रियः को नाम योषितां ॥ ५० ॥ (śloka)

मधु तिष्ठति वाचि योषितां हृदि हालाहलमेव केवलम् ।
अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताङ्गते ॥ ५१ ॥ (viyoginī)

hālāhala m, n – яд, возникший при пахтании океана;
muṣṭi f, m – кулак;

अपसर सखे दूरादस्मात्कटाक्षविषानलात्
प्रकृतिविषमाद्योषित्सर्पाद्विलासफणाभृतः ।
इतरफणिना दष्टः शक्यश्चिकित्सतुमौषधैश्
चतुरवनिताभोगिग्रस्तं त्यजन्ति हि मन्त्रिणः ॥ ५२ ॥ (hariṇī)

anala m – огонь;
viṣama - трудный, плохой, враждебный; n беда, несчастье;
√cikitsa – (des. om √cit) – лечить;
bhogin m - змея;

विस्तारितं मकरकेतनधीवरेण
स्त्रीसंज्ञितं बडिशमत्र भवाम्बुराशौ ।
येनाचिरात्तदधरामिषलोलमर्त्य-
मत्स्यान्विकृष्ट्य विपच्यनुरागवहौ ॥ ५३ ॥ (vasantatilakā)

vistārita – разбросанный, наносимый (об ударах);
dhīvara m - рыбак;
baḍīsa m, n – петля, рыболовный крючок, крюк;
amburāsi m - море;
āmiṣa n – мясо;

कामिनीकायकान्तारे कुचपर्वदुर्गमे ।
मा संचर मनःपान्थ तत्रास्ते स्मरतस्करः ॥ ५४ ॥ (śloka)

kāntāra – большой лес, дикая глухая местность;
kuca m – женская грудь;
pāntha m – странник;
taskara m – вор;

व्यादीर्घेण चलेन वक्रगतिना तेजस्विना भोगिना
नीलाङ्गद्युतिनाहिना परमहं दष्टो न तच्छ्रूषा ।
दष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण धर्मार्थिनो
मुग्धाक्षीक्षणर्वीक्षितस्य न हि मे वैद्यो न चाव्योषधम् ॥ ५५ ॥ (śārdūlavikrīḍita)

vyādīrgha – растянутый на всю длину;

cikitsaka m – лекарь, врач;

prāyeṇa adv. обыкновенно, большей частью;

vaidya m – учёный, врачеватель;

इह हि मधुरगीतं नृत्यमेतद्सोऽयं
स्फुरति परिमलोऽसौ स्पर्श एष स्तनानाम् ।
इति हतपरमार्थैरन्द्रियैर्ब्राम्यमाणः
स्वहितकरणधूर्तैः पञ्चभिर्वन्नितोऽस्मि ॥ ५६ ॥ (mālinī)

parimala – m аромат, благовоние;

dhūrta - хитрый; m хитрец; обманщик, плут;

√vañc (I P. vañcati, caus. vañcayati, p.p. vañcita) - шататься, колебаться; caus. уклоняться, обманывать;

न गम्यो मन्त्राणां न च भवति भैषज्यविषयो
न चापि प्रचंसं ब्रजति विविधैः शान्तिकशतैः ।
भ्रमावेशादङ्गे कमपि विद्धद्वज्मसकृत्
स्मरापस्मारोऽयं भ्रमयति दृशं घूर्णयति च ॥ ५७ ॥ (sikhariṇī)

bhaiṣajya n – исцеление, лекарство;

pradhvamaṇsa m – исчезновение, разрушение, гибель;

śāntika n – обряд, предотвращающий зло или препятствия;

bhrama m – скитание, вращение; головокружение; заблуждение, мираж;

apasmāra m – болезнь; эпилепсия;

√ghūṛę – двигать взад и вперёд, вертеть, вращать;

जात्यन्धाय च दुर्मुखाय च जराजीर्णा खिलाङ्गाय च
ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च ।
यच्छन्तीषु मनोहरं निजवपुर्लक्ष्मीलवश्रद्धया
पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु राज्येत कः ॥ ५८ ॥ (śārdūlavikrīḍita)

khila – повреждённый, неполный;

grāmīṇa – грубый, примитивный, необразованный, простонародный, относящийся к деревне;

galatkuṣṭha n - проказа;

lava m - кусок, часть, капля; -lava – немного;

kalpalatikā f - сказочная лиана, исполняющая желания;

śastrī f – оружие, нож, кинжал;

वेश्यासौ मदनज्वाला रूपेन्धनविवर्धिता ।

कामिभिर्यत्र हृयन्ते यौवनानि धनानि च ॥ ५९ ॥ (śloka)

vcyā f – куртизанка;
jvāla m – огонь, свет, блеск;
indhana n – дрова, топливо;

कथुम्बति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञमपि ।
चारभट्चोरचेटकनटविटनिष्ठीवनशरावम् ॥ ६० ॥ (āryā)

√cumb I P. – целовать;
cāra m - шпион;
bhaṭa m – наемник, прислужник, слуга;
ceṭaka m – слуга, раб;
viṭa m – мошенник, повеса, гуляка;
niṣṭhīvana n – слюна, выплёвывание;
niṣṭhīvanaśarāva m – плевательница;

सुविरक्तदुर्विरक्तपद्धतिः

virakta – безразличный, бесстрастный;
paddhati f – шаг, след; линия, ряд; описание;

धन्यास्त एव धवलायतलोचनानां
तारुण्यदर्पघनपीनपयोधराणाम् ।
क्षामोदरोपरि लसत्त्विलतानां
दृष्ट्वाकृतिं विकृतिमेति मनो न येषाम् ॥ ६१ ॥ (vasantatilakā)

dhavala - красивый, белый;
√las I P. - играть, появляться;
vikṛti f – изменение, возбуждение, галлюцинация;

बाले लीलामुकुलितममी मन्थरा दृष्टिपाताः
किं क्षिप्यन्ते विरम विरम व्यर्थं एष श्रमस्ते ।
सम्प्रत्यन्ये वयमुपरतं बाल्यमास्था वनान्ते
क्षीणो मोहस्तृणमिव जगज्जालमालोकयामः ॥ ६२ ॥ (mandākrāntā)

manthara – медлительный;
vyartha – бесполезный, бессмысленный;
samprati adv. - теперь, в данное время; как раз напротив; точно;

इयं बाला मां प्रत्यनवरतमिन्दीवरदल-
प्रभाचीरं चक्षुः क्षिपति किमभिप्रेतमनया ।
गतो मोहोऽस्माकं स्मरशबरबाणव्यातिकर-
ज्वरज्वाला शान्ता तदपि न वराकी विरमति ॥ ६३ ॥ (śikhariṇī)

anavarata - непрерывный;
abhipre (abhi-pravī) II P. - подходить, присытупать; хотеть, подразумевать, иметь в виду;

śabara – разноцветный, пёстрый;
vyatikara *m* - противоположность; соединение; происшествие;
jvara *m* – жар, лихорадка; боль, страдание;
varāka – бедный, несчастный;

किं कन्दर्प शरं(करं) कदर्थ्यसि रे कोदण्डटङ्कारितै
रे रे कोकिल कोमलं कलरवं किं वा वृथा जल्पसि ।
मुग्धे स्निग्धविदग्धचारुमधूरलौलैः कटाक्षरलं
चेतश्चुम्बितचन्द्रचूडचरणाध्यानामृतं वर्तते ॥ ६४ ॥ (śārdūlavikrīḍita)

√kadarthaya *den.* – терзать, мучать, досаждать;
kokila *m* – индийская кукушка;
kodāñña *m* – лук;
tañkarita *n* – жужжание;
kalarava *m* – низкий нежный звук; сладкоголосая (эпитет индийской кукушки);
cūḍā *f* – хохолок, вихор: острье, кончик;

विरहेऽपि सङ्गमः खलु परस्परं सङ्गतं मनो येषां ।
हृदयमपि विघट्टितं चेत्सङ्गी विरहं विशेषयति ॥ ६५ ॥ (ārya)

viraha *m* – разлука;
vi\ghaṭṭ I Ā. - разбивать;
√višeṣaya *caus.* – разделять, определять;

किं गतेन यदि सा न जीवति प्राणिति प्रियतमा तथापि किम् ।
इत्युदीक्ष्य नवमेघमालिकां न प्रयाति पथिकः स्वमन्दिरम् ॥ ६६ ॥ (rathoddhatā)

विरमत बुधा योषित्सङ्गात्सुखात्क्षणभङ्गुरात्
कुरुत करुणामैत्रीप्रज्ञावधूजनसङ्गमम् ।
न खलु नरके हाराक्रान्तं घनस्तनमण्डलं
शरणमथवा श्रोणीविम्बं रणन्मणिमेखलम् ॥ ६७ ॥ (hariṇī)

bhaṅgura – кривой, ломкий, непрочный; преходящий, непостоянный;

यदा योगाभ्यासव्यसनकृशयोरात्ममनसोर्
अविच्छिन्ना मैत्री स्फुरति कृतिनस्तस्य किमुतैः ।
प्रियाणामालापैरधरमधुभिर्वक्रविधुभिः
सनिःश्वासामोदैः सकुचकलशाश्लेषसुरतैः ॥ ६८ ॥ (śikhariṇī)

vyasana *n* - усердие, рвение;
kṛtin - достигший своей цели, довольный;
vidhu *m* – месяц;
niḥsvāsa *m* - дыхание, вздох;
āmoda *m* – радость, благоухание;

śleṣa *m* – приставание, прилипание, объятие; двусмысленность;

यदासीदज्ञानं स्मरतिमिरसञ्चारजनितं
तदा दृष्टनारीमयमिदमशेषं जगदिति ।
इदानीमस्माकं पठुतरविवेकाङ्गनजुषां
समीभूता दृष्टिस्थिभुवनमपि ब्रह्म मनुते ॥ ६९ ॥ (śikhariṇī)

timira - мрачный; *n* темнота, мрак;
viveka *m* – отделение, различие, рассмотрение, проверка;
samībhuta – ставший равным, ставший одинаковым;

अनन्तरं दुर्विरक्तप्रसङ्गः

तावदेव कृतिनामपि स्फुरत्येष निर्मलविवेकदीपकः ।
यावदेव न कुरञ्चक्षुषां ताज्ज्ञते चटुललोचनाञ्चलैः ॥ ७० ॥ (rathoddhatā)

caṭula - дрожащий, трясущийся;
añcalā *m* – край, кромка, кайма;

वचसि भवति सङ्गत्यागमुद्दिश्य वार्ता
श्रुतिमुखरमुखानां केवलं पण्डितानाम् ।
जघनमरुणरत्नग्रन्थिकाञ्चीकलापं
कुवलयनयनानां को विहारुं समर्थः ॥ ७१ ॥ (mālinī)

vārtā *f* – весть, сообщение; занятие, средства к жизни, пропитание;
mukhara - разговорчивый, звучащий;
aguṇa – красноватый, оранжевый; *m* утренняя заря;

स्वपरप्रतारकोऽसौ निन्दति योऽलीकपण्डितो युवतीः ।
यस्मात्तपसोऽपि फलं स्वर्गः स्वर्णोऽपि चाप्सरसः ॥ ७२ ॥ (ārya)

pratāraka – обманывающий, *m* обманщик;
alīka – ложный; *n* ложь;

मत्तेभकुम्भदलने भुवि सन्ति धीराः
केचिलचण्डमृगराजवयेऽपि दक्षाः ।
किन्तु ब्रवीमि बलिनां पुरतः प्रसद्य
कन्दपूर्दपूर्दलने विरला मनुष्णाः ॥ ७३ ॥ (vasantatilakā)

ibha *m* – слон;
dalana – разрывающий;
pracaṇḍa – сердитый, сильный, неистовый;
prasahya *adv.* – силой, решительно;
virala – редкий, редко встречающийся; малый;

सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवेन्द्रियाणां
लज्जां तावद्विघत्ते विनयमपि समालम्बते तावदेव ।
भूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते
यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतन्ति ॥ ७४ ॥ (sragdharā)

samā√lamb I Ā. – висеть; налегать на ч.-л., полагаться на ч.-л.; принимать на себя;
līlavatī f - красавица;

उन्मत्तप्रेमसंरम्भादारभन्ते यदङ्गनाः ।
तत्र प्रत्यूहमाधातुं ब्रह्मापि खलु कातरः ॥ ७५ ॥ (śloka)

pratyūha m – помеха, препятствие;
ā√dhā III U. - обращать на, прилагать, налагать, употреблять, положить, устраивать, получать;
kātara – трусливый, робкий, боящийся ч.-л.;

तावन्महत्त्वं पाणिडत्यं कुलीनत्वं विवेकिता ।
यावज्जलति नाङ्गेषु हतः पञ्चेषुपावकः ॥ ७६ ॥ (śloka)

kulīna – родовитый, знатный;
pañceṣu (pañca-iṣu) – Пятистрельный, эпитет Камы;

शास्त्रज्ञोऽपि प्रगुणितनयोऽप्यात्तबोधोऽपि बाढं
संसारेऽस्मिन्भवति विरलो भाजनं सद्गतीनां ।
येनैतस्मिन्निरयनगरद्वारमुद्घाटयन्ती
वामाक्षीणां भवति कुटिला भ्रूलता कुञ्चिकेव ॥ ७७ ॥ (mandākrantā)

ātta – достигший, получивший;
bhājana n – сосуд, вместелище; уважаемое лицо;
niraya m – ад;
ud√ghaṭaya caus. – открывать;
vāmākṣī f – прекрасноглазая красавица;
kuṭila – согнутый, лживый, хитрый, изворотливый;
kuñcikā f – ключ;

कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो
ब्रणी पूयक्षिन्नः कृमिकुलशतैरावृततनुः ।
शुद्धा क्षामो जीर्णः पिठरककपालार्पितगलः
शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः ॥ ७८ ॥ (śikhariṇī)

kāṇa - одноглазый, кривой;
khañja – хромой;
vikala – неполный, изувеченный, лишенный ч.-л.;
pūya m, n – гной;
piṭhara n – горшок;
kapāla n - крышка, скорлупа, оболочка; череп;
gala m – шея;

स्त्रीमुद्रां कुसुमायुधस्य जयिनीं सर्वार्थसम्पत्करीं
ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः ।
ते तेनैव निहत्य निर्दयतरं नमीकृता मुण्डिताः
केचित्पञ्चशिखीकृताश्च जटिलाः कापालिकाश्चापरे ॥ ७९ ॥ (śārdūlavikrīḍita)

mudrāf – печать;
nagna – нагой, голый;
mūḍha – лысый;
pañcaśikha – пять пучков волос на голове (прическа аскета);
jaṭila – носящий волосы, скрученные в пучок (*прическа отшельника*);
kāpālika m – носящий череп в качестве чаши (*представитель одной из сект шиваитов*);

विश्वामित्रपराशारप्रभृतयो वाताम्बुपर्णाशनास्तेऽपि
स्त्रीमुखपङ्कजं सुललितं द्वौव मोहं गताः ।
शाल्यन्नं सघृतं पयोदधियुतं ये भुजते मानवास्
तेषामिन्द्रियनिग्रहो यदि भवेद्विन्ध्यः पूर्वेत्सागरे ॥ ८० ॥ (śārdūlavikrīḍita)

viśvāmitra, parāśara – *имена собств.*;
vindhya m – Виндхья, *название горной цепи*;

ऋतुवर्णनम्

परिमलभृतो वाताः शार्खा नवाङ्कुरकोटयो
मधुरविधुरोत्कण्ठाभाजः प्रियाः पिकपक्षिणाम् ।
विरलविरसस्वेदोद्घारा वधूवदनेन्दवः
प्रसरति मधौ धात्र्यां जातो न कस्य गुणोदयः ॥ ८१ ॥ (hariṇī)

vidhura – покинутый, удаленный, одинокий, лишенный; n – неприятность, несчастье, опасность;
utkaṇṭhāf – страстное желание;
pika m – индийская кукушка;
madhu m – весна; первый весенний месяц;
dhātrīf - мать, кормилица; земля;

मधुरयं मधुरैरपि कोकिला-
कलरवैर्मलयस्य च वायुभिः ।
विरहिणः प्रहिणस्ति शरीरिणो
विपदि हन्त सुधापि विषायते ॥ ८२ ॥ (drutavilambita)

malaya m – *название горной цепи в Южной Индии*;
virahin – разлученный, разделенный с к.-л.;
sudhāf – нектар; молоко, известь;

आवासः किलकिञ्चित्स्य दयितापार्थे विलासालसाः

कर्णं कोकिलकामिनीकलरवः स्मरो लतामण्डपः ।
गोष्ठी सत्कविभिः समं कतिपयैर्मुग्धाः सुधांशोः कराः
केषांचित्सुखयन्ति चात्र हृदयं चैत्रे विचित्राः क्षपाः ॥ ८३ ॥ (śārdūlavikrīḍita)

kilakiñcita *n* – любовное волнение, любовное томление;
sudhāṁśu *m* – луна, месяц;
caitra *m* – название месяца, соответствующего марта-апрелю;

पान्धस्त्रीविरहानलाहुतिकलामातन्वती मञ्जरी
माकन्देषु पिकाङ्गनाभिरधुना सोत्कण्ठमालोक्यते ।
अप्यते नवपाटलापरिमलप्राग्भारपाटच्चरा
वान्ति क्षान्तिवितानतानवकृतः श्रीखण्डशैलानिलाः ॥ ८४ ॥ (śārdūlavikrīḍita)

mañjarī *f* – бутон, букет;
mākanda *m* - манговое дерево;
pāṭalā *f* – растение Bignonia suaveolens с розовыми цветами, распускающимися весной;
prāghbhāra *m* – горный массив, косогор; количество, масса;
pāṭaccara *m* – вор, грабитель;
klānti *f* – усталость;
vitāna – подавленный, удрученный; *m, n* объем, изобилие;
tanāva *n* тонкость, худощавость;
śrīkhaṇḍa *m, n* – сандал, сандаловое дерево;
śrīkhaṇḍaśaila *m* - горный массив Малайя;

प्रथितः प्रणयवतीनां तावत्पदमातनोतु हृदि मानः ।
भवति न यावच्चन्दनतरुभिर्मलयपवमानः ॥ ८५ ॥ (ārya)

सहकारकुसुमकेसरनिकरभरामोदमूर्च्छितदिग्नन्ते ।
मधुरमधुविधुरमधुपे मधौ भवेत्कस्य नोत्कण्ठा ॥ ८६ ॥ (ārya)

sahākara *m* – вид мангового дерева;
kesara *m* - волосы, грива; *m, n* тычинка;
nikara *m* – большое количество, множество; сокровище, клад;
āmoda – радующий; *m* радость, благоухание;
mūrcchita – усилившаяся; упавший в обморок;
vidhura – лишенный, покинутый, удаленный, печальный; нуждающийся, желающий;

अच्छाच्छचन्दनसार्दतरा मृगाक्ष्यो
धारागृहाणि कुसुमानि च कौमुदी च ।
मन्दो मरुत्सुमनसः शुचि हर्म्यपृष्ठं
ग्रीष्मे मदं च मदनं च विवर्धयन्ति ॥ ८७ ॥ (vasantatilakā)

accha - чистый; ясный, прозрачный;
dhārāgṛha *n* – ванная комната, душевая;
harmyapṛṣṭha *n* – крыша дома или верхняя комната;

स्त्रजो हृद्यामोदा व्यजनपवनश्वन्दकिरणाः
परागः कासारो मलयजरजः (स)शीघु विशदम् ।
शुचिः सौधोत्सङ्घः प्रतनु वसनं पङ्कजदशो
निदाघर्तावेतद्विलसति लभन्ते सुकृतिनः ॥ ८८ ॥ (śikharinī)

vyajana *n* - опахало;

kāsāra *m* - озеро, пруд;

sīdhu, śīdhu *m, n* - ликёр из мелассы (патока сахарного тростника), нектар;
viśada – светлый, чистый;

saudha *m, n* - дворец;

saudhotsaṅga *m* – крыша дворца;

nidāgha *m* - лето; жара;

सुधाशुब्रं धाम स्फुरदमलरश्मिः शशधरः
प्रियावक्राम्भोजं मलयजरजश्चातिसुरभिः ।
स्त्रजो हृद्यामोदास्तदिदमखिलं रागिणि जने
करोत्पन्तः क्षोभं न तु विषयसंसर्गविमुखे ॥ ८९ ॥ (śikharinī)

dhāman *n* – местопребывание, жилище;

तरुणीवेषोदीपितकामा विकसज्जातीपुष्पसुगन्धिः ।
उन्नतपीनपयोधरभारा प्रावृद्धनुते कस्य न हर्षम् ॥ ९० ॥ (pādākulaka)

udvīdīp Ā. IV - пылать, пламенеть, вспыхивать;

viśvas P. I – раскрываться;

prāvṛṣ *f* – время дождей;

वियदुपचितमेघं भूमयः कन्दलिन्यो
नवकुटजकदम्बामोदिनो गन्धवाहाः ।
शिखिकुलकलकेकारावरम्या वनान्ताः
सुखिनमसुखिनं वा सर्वमुक्तपठयन्ति ॥ ९१ ॥ (mālinī)

viyat *n* – небо, воздух;

kandalin – покрытый цветами kandalī (растение с белыми цветами, расцветающими в муссон);

kuṭaja *m* – растение *Wrightia antidysenterica* с белыми цветами;

kadamba *m* – дерево *Nauclea cadamba*;

śikhin *m* – павлин; огонь;

kekā *f* – крик павлина;

vanānta *m* – край леса, опушка леса;

√utkaṇṭhaya *den. caus.* – заставлять волноваться, страстно ждать;

उपरि घनं घनपटलं तिर्यग्गिरयोऽपि नर्तितमयूराः ।
क्षितिरपि कन्दलघवला दृष्टिं पथिकः क पातयति ॥ ९२ ॥ (ārya)

pāṭala *n* – оболочка, покров, масса;

ksiti *f* – земля;
kandala *n* – цветок дерева *кандали*;

इतो विद्युद्धलीविलसितमितः केतकितरोः
स्फुरन्नान्यः प्रोद्यज्जलदनिनदस्फूर्जितमितः ।
इतः केकिक्रीडाकलकलरवः पद्मलदशां
कथं यास्यन्त्येते विरहदिवसाः सम्भृतरसाः ॥ ९३ ॥ (śikharinī)

ketaki *f* – дерево пандан (Pandanus odoratissimus);
ninada *n, m* - звук, шум, крик;
 $\sqrt{sphūrj}$ I P. – громыхать, грохотать;
pakṣmala – с длинными или красивыми ресницами;

असूचिसञ्चारे तमसि नभसि प्रौढजलद-
धनि प्राज्ञमन्ये पतति पृष्ठतानां च निचये ।
इदं सौदामिन्याः कनककमनीयं विलसितं
मुदं च मूर्णिं च प्रथयति पथि स्वैरसुदृशाम् ॥ ९४ ॥ (śikharinī)

sūci *f* – игла;
saṃcāra *m* – движение, путь, проход;
prauḍha - созревший, выросший; сильный, огромный;
prājñamanya – гордый, имеющий высокое мнение о себе;
priṣṭa *m* – капля воды;
nicaya *m* – куча, масса, множество;
saudāmanī, saudāminī *f* - молния;
mlāni *f* - увядание, истощение, вялость, малодушие;

आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते
शीतोत्कम्पनिमित्तमायतदशा गाढं समालिङ्घते ।
जाताः शीकरशीतलाश्च मरुतोरत्यन्तखेदच्छिदो
घन्यानां बत दुर्दिनं सुदिनतां याति प्रियासङ्गमे ॥ ९५ ॥ (śārdūlavikrīḍita)

āsāra *m* – холодный душ;
harmya *n* – дом;
śikara *m* - мелкий дождь;

अर्धं सुस्त्वा निशायाः सरभससुरतायाससन्नश्थाङ्गः
प्रोद्धूतासह्यतृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते ।
सम्भोगक्षान्तकान्ताशिथिलभुजलतावर्जितं कर्करीतो
ज्योत्त्वाभिन्नाच्छधारं पिबति न सलिलं शारदं मन्दपुण्यः ॥ ९६ ॥ (sragdharā)

sarabhasa – сильный, яростный;
āyāsa *m* - усилие, утомление, труд;
 \sqrt{sad} I P. (p.p. sanna) - сидеть; опускаться; быть побежденным, гибнуть; бледнеть, исчезать;
ślatha – рыхлый, шаткий, неустойчивый, слабый;
karkarī *f* – кувшин для воды;

mandapuṇya - несчастный, невезучий;

हेमन्ते दधिदुग्धसर्पिरशना माञ्जिष्ठवासोभृतः
काश्मीरद्रवसान्द्रदिग्धवपुषशिछन्ना विचित्रै रतैः ।
वृत्तोरुस्तनकामिनोजनकृताश्लेषा गृहाभ्यन्तरे
ताम्बूलीदलपूगपूरितमुखा धन्याः सुखं शेरते ॥ ९७ ॥ (śārdūlavikrīḍita)

sarpis *n* – топлёное масло;

māñjīṣṭha – красный, выкрашенный мареной;

kāśmīra *n* – шафран;

sāndra – вязкий, липкий, крепкий, полный ч.-л.; нежный;

tāmbūlī *f* – бетель;

pūga *n* – орешек арековой пальмы;

प्रोद्यत्रौढप्रियज्ञुद्युतिभृति विकसत्कुन्दमाद्यद्विरेफे
काले प्रालेयवातप्रचलविलसितोदारमन्दारधास्त्रि ।
येषां नो कण्ठलग्ना क्षणमपि तुहिनक्षोददक्षा मृगाक्षी
तेषामायामयामा यमसदनसमा यामिनी याति यूनाम् ॥ ९८ ॥ (sragdharā)

priyaṅgu *m, f* - черная горчица;

dvirepha *m* – пчела;

prāleya *n* – иней, роса;

mandāra *m* – коралловое дерево (*Erythrina Indica*);

tuhina *n* – мороз, иней; роса;

√kṣud I Р. - толочь, размельчать, размалывать;

āyāma *m* – протяжение, продолжительность, расширение;

yāma *m* – ночная стража, восьмая часть суток;

sadana *n* – сидение; дом, жилище;

yāminī *f* – ночь;

चुम्बन्तो गण्डभित्तीरलकवति मुखे सीत्कृतान्यादधाना
वक्षःसूत्कञ्चुकेषु स्तनभरपुलकोद्देदमापादयन्तः ।
ऊरुनाकम्पयन्तः पृथुजघनतटात्खंसयन्तोऽशुकानि
व्यक्तं कान्ताजनानां विट्चरितभृतः शैशिरा वान्ति वाताः ॥ ९९ ॥ (sragdharā)

gaṇḍabhitti *f* - скула;

alaka *m, n* – локон;

sītakṛta, sītakṛta *m* – издавание звуков (от боли или удовольствия);

kañcuka *m, n* – верхняя одежда;

vīṭa *m* – мошенник, проходимец, повеса; сластолюбец, сладострастный;

केशानाकुलयन्तशो मुकुलयन्वासो बलादाक्षिपन्
आतन्वन्पुलकोद्रमं प्रकटयन्नावेगकम्पं शनैः ।
वारं वारमुदारसीत्कृतकृतो दन्तच्छदान्यीडयन्

प्रायः शौशिर एष सम्प्रति मरुत्कान्तासु कान्तायते ॥ १०० ॥ (sārdūlavikrīḍita)

√ākulaya *den.* Р. – приводить в беспорядок;

√mukulaya *den.* Р. - заставлять закрывать глаза;

√prakaṭaya *den.* Р. – делать явным, показывать, раскрывать;

āvega *m* – волнение, смущение;

vāraṇ vāram *adv.* - часто, снова и снова;

dantacchada *m* – губа;

√kāntāya *den.* Ā. – вести себя как любовник;

इति भर्तृहरिविरचितश्छारशतकं समाप्तम्